

باللغة الآسامية



عمرتي

মোৰ ওমবাহ

ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান

إعداد

يأسر بن محمد الفهيد

راجع

فضيلة الشيخ الدكتور

سعيد بن تيمية الخبائز

عضو هيئة كبار العلماء

ترجمة:

رفيق الاسلام بن حبيب الرحمن

অনুবাদঃ

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

দাকত তাওহীদ লিত্ তালীফ অভাৰ্জামাহ

বলোগড়া, নিজ খাৰুপেটীয়া দৰং অসম

1436-2015

ওমৰাৰ আৰকান আৰু কৰণীয় সমূহৰ তালিকা আৰু তাৰ বিধান

কৰণীয়	নং	ছকুম	কাম সমূহ	কামটো পৰিত্যাগ কাৰীৰ বিধান
(প্রথম ককনঃ)	১	ছুমত	নুছুকত প্ৰৱেশ কৰাৰ আগতে গুছল আৰু পৰিস্কাৰ পৰিছন্ন হৈ সুগন্ধি ব্যৱহাৰ কৰিব। সুগন্ধি কেৱল পুৰুষৰ বাবে।	কোনো ক্ষতি পূৰণ নাই।
ইহৰাম পৰিধান কৰা। আৰু সেয়া হৈছে নুছুকত প্ৰৱেশ কৰাৰ নিয়ত।	২	ছুমত	পুৰুষে ইহৰামত চিলাইবিহীন দুটা পৰিস্কাৰ কাপোৰ পৰিধান কৰিব। আৰু মহিলাই সৌন্দৰ্য প্ৰদৰ্শন নোহোৱা যিকোনো কাপোৰ পৰিধান কৰিব পাৰে।	কোনো ক্ষতি পূৰণ নাই।
	৩	ওৱাজিব	মীকাতত উপস্থিত হৈ 'লাক্বাইকা ওমৰাতান' বা 'আল্লাহুমা লাক্বাইকা ওমৰাতান' কৈ নিয়ত কৰিব।	মীকাতলৈ উভতি আহিব লাগিব অথবা ফিদিয়া দিব লাগিব।
	৪	ছুমত	ছালাত আদায় কৰি নুছুকত প্ৰৱেশ কৰিব। যদি ফৰজ ছালাতৰ সময় নহয় তেন্তে যিকোনো দুই ৰাকাত ছুমত পঢ়িব। যেনে আজুৰ ছুমত অথবা তাহয়াতুল মাছজিদ।	কোনো ক্ষতি পূৰণ নাই।
	৫	মকৰহ	মীকাতৰ আগতেই নিয়ত কৰা।	কোনো ক্ষতি পূৰণ নাই।
	৬	বৈধ	ওমবাহ সম্পন্ন কৰিব নোৱাৰাৰ কোনো আশংকা থাকিলে যেনে বেমাৰ-আজাৰ ইত্যাদি তেনেহ'লে এই বুলি নিয়ত কৰিব, "আল্লাহুমা লাক্বাইকা ওমৰাতান ফা-ইন হাবাছানী হাবিছ, ফা-মাহান্নী হাইছু হাবাস্তানী"। আৰু যদি এনে কোনো আশংকা নাথাকে তেন্তে এইদৰে নিয়ত কৰা ঠিক নহয়।	কোনো ক্ষতি পূৰণ নাই। চাওক নং ১।
	৭	বৈধ	মীকাত মছজিদৰ বাহিৰে আন কোনো ঠাইত ইহৰাম পৰিধান কৰা	কোনো ক্ষতি পূৰণ নাই।
	৮	ছুমত	নুছুকত প্ৰৱেশ কৰাৰ পিছত	কোনো ক্ষতি

			তালবিয়াহ পাঠ কৰা। পুৰুষ সকলে উচ্চস্বৰে পাঠ কৰিব।	পূৰণ নাই।
দ্বিতীয় ককুন) তাৱাফঃ ৭ পাক দিব।	১	ছুমত	মক্কাত প্ৰৱেশ কৰাৰ সময়ত গুছল কৰা।	কোনো ক্ষতি পূৰণ নাই।
	২	ওৱাজিব	তাৱাফ কৰাৰ সময়ত অজু থাকিব লাগিব।	তাৱাফ নহ'ব।
	৩	ছুমত	মাছজিদুল হাৰামত প্ৰৱেশ কৰাৰ সময়ত সোঁ ভৰি আগতে দিব আৰু এই দুআ পঢ়িব "বিছমিল্লাহি অচ্ছালাতু অচ্ছালামু আলা ৰাহুলিল্লাহ, আল্লাহুমাগফিৰলী জুনু-বী অফতাহলী আবৰাবা ৰাহমাতিক, আউজুবিল্লাহিল আজীম অবি অজহিল কাৰীম অবি ছুলতানিহিল কাদীম মিনাশ্ব শ্বাইতানিৰ ৰাজীম"।	কোনো ক্ষতি পূৰণ নাই।
	৪	ছুমত	তাৱাফ আৰম্ভ কৰাৰ আগ মুহূৰ্ত পৰ্যন্ত তালবিয়া পাঠ কৰিব।	কোনো ক্ষতি পূৰণ নাই।
	৫	ওৱাজিব	কাবা ঘৰক বাওঁফালে ৰাখি হাজৰে আছৰাদৰ পৰা তাৱাফ আৰম্ভ কৰিব।	তাৱাফ নহ'ব
	৬	ছুমত	প্ৰত্যেক তাৱাফত হাজৰে আছৰাদক স্পৰ্শ কৰা বা চুমা দিয়া অথবা হাতেৰে স্পৰ্শ কৰি চুমা খোৱা নাইবা হাতেৰে বা আন কোনো বস্তুৰে ইংগিত কৰা আৰু সেইটোক চুমা নিদি ক'ব, "আল্লাহু আকবাৰ"। যেনেকৈ সপ্তম পাক ঘূৰি কোৱা হয়।	কোনো ক্ষতি পূৰণ নাই।
	৭	ছুমত	পুৰুষৰ বাবে প্ৰথম তিনিটা পাকত ৰমল কৰা। ৰমল কোৱা হয় অলপ খৰকৈ যোৱা।	কোনো ক্ষতি পূৰণ নাই।
	৮	ছুমত	কেৱল তাৱাফ কৰা অৱস্থাত ইজতিবা কৰা, ছালাত আদায় কৰোতে নহয়। (ইজতিবা কোৱা হয়, সোঁ কান্ধ খোলা ৰাখি, সোঁ কান্ধৰ তলেদি কাপোৰ লৈ বাওঁ কান্ধৰ ওপৰত মেৰিয়াই দিয়া।	কোনো ক্ষতি পূৰণ নাই।

	৯	ছন্নত	সম্ভৱ হলে সোঁ হাতেৰে ৰুকনে যামানিক কেৱল স্পৰ্শ কৰা আৰু চুমা নিদিয়া। নাইবা ইংগিত আৰু তকবীৰ নকৈ পাৰ হৈ যোৱা।	কোনো ক্ষতি পূৰণ নাই।
	১০	বৈধ	তাৱাফ স্ত্ৰগিত কৰি ফৰজ ছালাত বা অলপ বিশ্রাম অথবা অজু নাইবা আন ঠাইলৈ স্থানান্তৰ হ'ব পাৰে কিন্তু বেছি পলম কৰা ঠিক নহয়।	কোনো ক্ষতি পূৰণ নাই।
	১১	ছন্নত	ৰুকনে যামানী আৰু হাজৰে আছৱাদৰ মাজত এই দুআ পাঠ কৰিব। “ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাতেওঁ অফিনা আজাবান্নাৰ”।	কোনো ক্ষতি পূৰণ নাই।
	১২	ছন্নত	তাৱাফ অৱস্থাত যিকোনো দুআ কৰা। তাৱাফ কৰাৰ কোনো নিৰ্দিষ্ট দুআ নাই।	কোনো ক্ষতি পূৰণ নাই।
ছন্নতঃ	১	বৈধ	তাৱাফৰ পিছত কান্ধ ঢাকিব পাৰে, কিন্তু ছালাত আদায় কৰোতে কান্ধ ঢাকি ৰখা ওৱাজিব।	কোনো ক্ষতি পূৰণ নাই।
মাক্কাৰ ইব্ৰাহীমৰ পিছত দুই ৰাকাত ছালাত আদায় কৰা আৰু জমজম পানী পান কৰা।	২	ছন্নত	তাৱাফ শেষ কৰি মাক্কাৰ ইব্ৰাহীমৰ পিছত দুই ৰাকাত ছালাত আদায় কৰা।	কোনো ক্ষতি পূৰণ নাই।
	৩	ছন্নত	মাক্কাৰ ইব্ৰাহীমৰ ওচৰত এই আয়াতটো পাঠ কৰা, “অন্তাখিজু মিম মাক্কাৰ ইব্ৰাহীমা মুছান্না”।	কোনো ক্ষতি পূৰণ নাই।
	৪	বৈধ	তাৱাফৰ দুই ৰাকাত ছালাত মছজিদে হাৰামৰ যিকোনো ঠাইতে পঢ়িব পাৰে।	কোনো ক্ষতি পূৰণ নাই।
	৫	ছন্নত	ছুৰা ফাতিহাৰ পিছত প্ৰথম ৰাকাতত ছুৰা কাফিৰুন আৰু দ্বিতীয় ৰাকাতত ছুৰা ইখলাছ পাঠ কৰিব।	কোনো ক্ষতি পূৰণ নাই।
	৬	ছন্নত	জমজম পানী পান কৰাৰ সময়ত দুআ পাঠ কৰা	কোনো ক্ষতি পূৰণ নাই।
	৭	ছন্নত	সম্ভৱ হ'লে তাৱাফৰ দুই ৰাকাত ছালাত আদায় কৰাৰ পিছত হাজৰে	কোনো ক্ষতি পূৰণ নাই।

			আছৱাদলৈ উভতি আহি স্পৰ্শ কৰিব অন্যথা ইংগিত নকৰিব।	
(তৃতীয় ৰুকন)	১	ছন্নত	প্ৰথম ছাফৰ সময়ত ছাফাৰ ওচৰত আহি এই আয়াত পাঠ কৰিব। “ইন্নাত ছাফা অল মাৰৱাতা মিন শ্বাআয়িৰিল্লাহ”। তাৰ পিছত ক'ব, “আবদাউ বিমা বাদা আল্লাহ্ বিহি”।	কোনো ক্ষতি পূৰণ নাই।
ছাফঃ ৭ পাক দিব। যোৱাটো ১ পাক আৰু অহাটো ১পাক।	২	ছন্নত	ছাফা আৰু মাৰৱা পৰ্বতত উঠিব। ওপৰত নুঠি তলত অৱস্থান কৰাও বৈধ।	কোনো ক্ষতি পূৰণ নাই।
	৩	ছন্নত	ছাফা আৰু মাৰৱা পৰ্বতত উঠি কিবলা মুখি হৈ দুই হাত তুলি এই দুআ তিনিবাৰ পাঠ কৰিব। “আলহামদুলিল্লাহ, আল্লাহ্ আকবাৰ, লা ইলা-হা ইল্লাল্লাহ্ অহদাহ্ লা শ্বাৰীকা লাহ, লাহ্ ল মুলকু অলাহ্ ল হামদ, অহ্ৰা আলা কুদ্দিল শ্বাইয়িন ৰাদীৰ, লা ইলা-হা ইল্লাল্লাহ্ অহদাহ্, আনজাযা অৱাদাহ্, অনাছাৰা আবদাহ্, আহাজিমাল আহজাবা অহদাহ্”।	কোনো ক্ষতি পূৰণ নাই।
	৪	ছন্নত	দুই সেউজ লাইটৰ মাজত কেৱল পুৰুষ সকলে দৌৰ দিব।	কোনো ক্ষতি পূৰণ নাই।
	৫	ছন্নত	ছাফ কৰা অৱস্থাত দুআ কৰা। প্ৰত্যেক ছাফৰ বাবে কোনো নিৰ্দিষ্ট দুআ নাই।	কোনো ক্ষতি পূৰণ নাই।
	৬	বৈধ	তাৱাফ স্ত্ৰগিত কৰি ফৰজ ছালাত বা অলপ বিশ্রাম অথবা অজু নাইবা আন ঠাইলৈ স্থানান্তৰ হ'ব পাৰে কিন্তু বেছি পলম কৰা ঠিক নহয়।	কোনো ক্ষতি পূৰণ নাই।
	৭	ছন্নত	ছাফ কৰা অৱস্থাত অজু থকা ভাল। ওৱাজিব নহয়।	কোনো ক্ষতি পূৰণ নাই।
ওৱাজিবঃ	১	ওৱাজিব	ওমৰাহ সম্পূৰ্ণ কৰিবলৈ পুৰুষৰ বাবে মূৰ খুৰোৱা বা চুলি চুটি কৰা ওৱাজিব। মহিলা সকলে কেৱল চুলিৰ মুঠিৰ পৰা এক আঙুলি পৰিমাণ চুটি কৰিব।	ফিদিয়া দিব লাগিব

কৰা।				
	২	ছন্নত	মূৰ খুৰোৱা উত্তম। নবী চল্লাল্লাহু আলাইহি অছাল্লামে মূৰ খুৰোৱা ব্যক্তিৰ বাবে তিনিবাৰ দুআ কৰিছে। আৰু যিয়ে চুলি চুটি কৰিছে তাৰ বাবে এবাৰ দুআ কৰিছে।	কোনো ক্ষতি পূৰণ নাই। যদি চুলি চুটি কৰে।

ইহৰাম অৱস্থাৰ নিষিদ্ধ কাম সমূহঃ

ক্রমঃ	নিষিদ্ধ কাম সমূহঃ
১	মূৰ আদিৰ চুলি খুৰোৱা
২	নখ কটা
৩	আতৰ-সুগন্ধি ব্যৱহাৰ কৰা
৪	স্ত্ৰী আলিঙ্গন কৰা
৫	চিকাৰ কৰা
৬	বিবাহৰ আকদ কৰা
৭	সহবাস কৰা
৮	চিলাই কৰা কাপোৰ পৰিধান কৰা (পুৰুষৰ বাবে নিষিদ্ধ)
৯	মূৰ ঢাকি ৰখা (পুৰুষৰ বাবে নিষিদ্ধ)
১০	নেক্কাৰ পৰিধান কৰা (মহিলাৰ বাবে নিষিদ্ধ)
১১	Gloves বা হাত মুজা পৰিধান কৰা (মহিলাৰ বাবে নিষিদ্ধ)

১) চৰ্ত কৰা থাকিলে কোনো কাৰণে ওমৰাহ আদায় কৰিব নোৱাৰিলে তাৰ বাবে দম (জৰিমনা স্বৰূপ ছাগলী এটা জবেহ কৰিব) নালাগিব। আৰু যদি চৰ্ত কৰা নাই তেনেহ'লে তাৰ হুকুম বাধাপ্ৰাপ্ত লোকৰ দৰে।

তালবিয়াঃ লাক্বাইকা আল্লাহুমা লাক্বাইক, লাক্বাইকা লা শ্বাৰীকা লাকা লাক্বাইক, ইম্মাল হামদা অম্নি'মাতা লাকা অলমুলক, লা শ্বাৰীকা লাক।

তাৱাফ আৰু ছাফৰ বিশেষ দ্ৰষ্টব্যঃ প্ৰতিজন মুছলমানৰ বাবে তাৱাফ আৰু ছাফৰ সময়ত সুস্থ মস্তিষ্কৰ সৈতে নম্ৰতা অবলম্বন কৰা উচিত। আৰু যাৰ ঘৰৰ তাৱাফ কৰি আছে তেওঁৰ গৌৰৱ-গৰিমা আৰু মহত্ব অনুভৱ কৰা উচিত লগতে বেছি বেছি দুআ জিকিব আৰু কোৰআন তিলাৱাত কৰা উচিত।

এই খিনিতে ওমৰাৰ বৰ্ণনা সমাপ্ত কৰিছোঁ। আল্লাহৰ ওচৰত দুআ কৰিছোঁ তেওঁ
আপোনাৰ ওমৰাহ কবুল কৰক। লগতে আপোনাৰ আৰু আমাৰ নেক আমল সমূহ
আল্লাহৰ ওচৰত গৃহিত হওঁক। আপোনাৰ নেক দুআত আমাক নাপাহৰিব।